

ভাৰত-নপোলৰ মাজত যুটীয়া আয়োগৰ বঠৈক (অক্টোবৰ ২৭, ২০১৬)

ভাৰত-নপোলৰ মাজত চতুৰ্থখন যুটীয়া আয়োগৰ বঠৈক নতুন দিল্লীত ২৭ অক্টোবৰ ২০১৬ তাৰিখে অনুষ্ঠিত হয়। এই বঠৈকত যুটীয়াভাৱে সভাপতিত্ব কৰি ভাৰত চৰকাৰৰ ৰাজ্যিকি বাদিশেমন্ত্ৰী এম. জে. আকবৰে আৰু নপোলৰ বাদিশেমন্ত্ৰী মহামান্য ড. প্ৰকাশ শৰণ মাহাত। ভাৰতৰ বাদিশে সচৰি ড. এচ জয়শংকৰ আৰু নপোলৰ বাদিশে সচৰি জনাব শংকৰ দাস বৰৌগীৰ উপৰিও আন উচ্চস্তৰীয় বসিয়া দুয়োটা প্ৰতিনিধি দলতে অন্তৰ্ভুক্ত আছিল। যুটীয়া আয়োগৰ তৃতীয়লানি বঠৈক কাঠমাণ্ডুত ২০১৪ চনৰ জুলাই মাহত অনুষ্ঠিত হৈছিল।

এক উষ্ণ আৰু বন্ধুত্বমূলক পৰিবেশৰ মাজত বঠৈক অনুষ্ঠিত হয়। যুটীয়া আয়োগৰ বঠৈকৰ পূৰ্বে ২৬ অক্টোবৰ ২০১৬ তাৰিখে উচ্চস্তৰীয় বসিয়া-কৰ্মচাৰীৰ মাজত এক প্ৰস্তুতমূলক বঠৈক অনুষ্ঠিত হয়। দ্বিপাক্ষিক অংশীদাৰিত্ব-সহ পাৰস্পাৰিক স্বাৰ্থজনতি উপ আঞ্চলিক, আঞ্চলিক আৰু আন্তৰ্জাতিকি বসিয়সমূহলৈ যুটীয়া আয়োগে বসিতাৰতিভাৱে পৰ্যালোচনা কৰে।

আমাৰ প্ৰধানমন্ত্ৰীয়ে ২০১৪ চনৰ আগষ্ট আৰু নভেম্বৰ মাহত দুবাৰকৈ নপোল ভ্ৰমণ কৰাৰ উপৰিও এই বছৰেই নপোলৰ প্ৰধানমন্ত্ৰীয়ে ফেব্ৰুৱাৰী আৰু অক্টোবৰ মাহত ভাৰত ভ্ৰমণ কৰাৰ লগতে উচ্চপৰ্যায়ৰ আদান-প্ৰদানৰ কাৰ্য্যত ৰূপায়ন সম্পৰ্কে উভয়পক্ষই মূল্যায়ন আৰু ইতিবাচক পৰ্যালোচনা কৰে। শীৰ্ষস্তৰীয় ৰাজনৈতিকি পৰ্যায়ত গভীৰ আলোচনা আৰু গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক প্ৰসংগ সমূহ সম্বন্ধে ধাৰাবাহিকি আলোচনাত নপোলৰ জনসাধাৰন

আৰু চৰকাৰৰ সৈতে সম্পৰ্ক আৰু সহযোগিতা আৰু অধিক উন্নত কৰাৰ সন্দৰ্ভত ভাৰতে গুৰুত্ব আৰোপ কৰা সম্পৰ্কে স্পষ্ট কৰে ।

যুটীয়া আয়োগে ৰাজনৈতিক বনিমিয় আৰু সকলো ক্ষেত্ৰত দ্বিপাক্ষীক সহযোগিতা পৰ্যালোচনাৰ এক সুযোগ প্ৰদান কৰে আৰু ঐতিহাসিকভাৱে উষ্ণ আৰু ঘনিষ্ঠ সম্পৰ্কক আৰু অধিক বৃদ্ধি কৰাৰ কাৰণে প্ৰয়োজনীয় ৰাজনৈতিক পৰামৰ্শ আগবঢ়াই ।

বাণিজ্য, ট্ৰানজিট, অৰ্থনৈতিক, পাৰস্পাৰিক বনিয়োগ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, সীমান্ত সুৰক্ষা ব্যৱস্থা, বদ্যুত, জলসম্পদ, কৃষি, আন্তঃৰাষ্ট্ৰীয় সীমাত পৰিহীন সহজীকৰণ, শিক্ষা, সাংস্কৃতিক আৰু যুৱশক্তি বনিমিয়, পৰ্যটন, ৰেলপথ, আন্তঃগাৰ্হনী উন্নয়ন, সক্ষমতা আৰু মানৱ সম্পদ উন্নয়ন আৰু মানুহৰ সৈতে মানুহৰ সম্পৰ্ক বৃদ্ধিৰ লগতে অন্যান্য দ্বিপাক্ষীক স্বাৰ্থজনিত বিষয়ত যুটীয়া আয়োগৰ শেষৰ খন বঠৈকৰ পাছত হোৱা অগ্ৰগতিৰ বিষয়ে দুয়োপক্ষই স্বীকাৰ কৰে ।

যুটীয়া আয়োগে লাইন অৱ কন্ডেটিৰ অন্তৰ্গত প্ৰকল্প সমূহৰ অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰে আৰু ইয়াক কাৰ্য্যত পৰিণত কৰাৰ সম্বন্ধে সন্মতি প্ৰকাশ কৰে । পথ, আন্তঃসীমাৰ ৰেল যোগাযোগ, ইন্টগ্ৰিটেডে চকে পোষ্টৰ উন্নয়ন, আন্তঃসীমাৰ সঞ্চালন লাইন প্ৰকল্প, জলবদ্যুত প্ৰকল্প, আন্তঃতলে পাইপ লাইন আৰু উভয় পক্ষই কৃষি ক্ষেত্ৰৰ সকলো প্ৰকল্পক কাৰ্য্যত ৰূপায়ণ কৰাৰ কাৰ্য্য ক্ৰমপ্ৰতৰ কৰাৰ লগতে সকলো উন্নয়নশীল আৰু আন্তঃগাৰ্হনী উন্নয়নৰ প্ৰকল্পসমূহৰ অগ্ৰগতি নিকটভাৱে পৰ্য্যবাক্ষণ কৰাৰ বাবে দুয়োপক্ষই সন্মতি প্ৰকাশ কৰিছে ।

ভূমিকিম্পৰ পৰৱৰ্তী কালত ভাৰতে নপোলৰ পুনৰগঠণৰ কাৰ্য্য ক্ৰমপ্ৰতিষ্ঠাপন কৰাৰ ক্ৰমেৰে নপোল চৰকাৰৰ সৈতে যুটীয়াভাৱে কাম কৰিছে। তথা এক বলিয়ান আমৰিকান উল্কাৰ সাহায্য দিয়ে।

বাণিজ্যিক, ট্ৰানজিট, অসামৰিক বিমান চলাচল, জলসম্পদৰ উন্নয়নৰ ক্ৰমেৰে দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি কৰাৰ কাৰণে আলোচনাৰ বাবে শীঘ্ৰেই এটা দিনি ধাৰ্য্য কৰাৰ ক্ৰমেৰে দুয়োপক্ষই একমত হৈছে।

যুটীয়া আয়োগৰ পৰৱৰ্তী অধিবেশন পাৰস্পৰিক সুবিশিষ্টতাৰে তাৰ্থি নপোলত অনুষ্ঠিত হব।

নতুন দিল্লী

২৭ অক্টোবৰ ২০১৬